

## জীরানুসারৰ ব্যবহাৰ আৰু ইয়াৰ উপকাৰিতা

ড° অমল চন্দ্ৰ শৰ্মা আৰু পাৰভেজ আহমেদ  
কৃষি বিজ্ঞান কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়,  
তিনিচুকীয়া -৭৮৬১২৫

শস্যৰ শ্ৰীবৃন্দিৰ বাবে কম বেছি পৰিমাণে ১৬ বিধ খাদ্যপ্ৰাণৰ আৱশ্যক। এইবোৰৰ ভিতৰত সকলোতকৈ বেছি মাত্ৰাত প্ৰয়োজন নাইট্ৰজেন, তাৰ পাছতেই ফছফৰাচ আৰু পটাছ। এই খাদ্য সমূহ সাধাৰণতে জৈৱিক সাৰ, ৰাসায়নিক সাৰ আৰু জীৱানুসারৰ মাধ্যমেৰে প্ৰয়োগ কৰা হয়।

জীৱানুসার হৈছে প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰা সুস্থ জীৱানু আৰু ইয়াৰ বাহক পদাৰ্থৰ সংমিশ্ৰণ যাক বীজ, শিপা বা মাতিত ব্যবহাৰ কৰা হয়। জীৱানুৰ জৈৱিক প্ৰক্ৰিয়াই গচক নাইট্ৰজেন আৰু ফছফৰাচক গ্ৰহণযোগ্য অৱস্থাত পোৱাত সহায় কৰে।

### জীৱানুসারৰ উপকাৰিতা:

- জীৱানুসার ব্যবহাৰে শস্যৰ উৎপাদন ২৫-৩০ শতাংশ বৃদ্ধি কৰে।
- ২৫ শতাংশ ৰাসায়নিক নাইট্ৰজেন আৰু ১৫-৩০ শতাংশ ৰাসায়নিক ফছফৰাচ সাৰৰ প্ৰয়োগ কৰায়।
- মাতিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে আৰু গুণাগুণ অক্ষুন্ন বাখে।
- উদ্ভিদৰ বোগ প্ৰতিৰোধ ক্ষমতা বড়ায়।
- মাতিৰ জলধাৰণ ক্ষমতা বড়ায়।
- পৰিবেশ দৃষ্টি মুক্ত কৰি বাখে।

### জীৱানুসারৰ প্ৰকাৰ:

নাইট্ৰজেনৰ বাবে- ৰাইজোবিয়াম জীৱানুসারৰ ডাইল জাতীয় শস্যত ব্যৱহাৰ কৰা হয়। বিভিন্ন ডাইল জাতীয় শস্যৰ বাবে বেলেগ বেলেগ ৰাইজোবিয়াম জীৱানুসার ব্যৱহাৰ কৰা হয়। এজস্পাইৰিলাম / এজট'বেষ্টাৰ জীৱানুসার অন্যান্য শস্যৰ বাবে ব্যৱহাৰ কৰা হয়।

ফচফৰাচৰ ববে- পি এচ বি/ফছফ'তিকা- এই জীৱানুসার সকলো প্ৰকাৰৰ শস্যৰ বাবে ব্যৱহৃত হয়। এই জীৱানুসার ৰাইজোবিয়াম, এজস্পাইৰিলাম অথবা এজট'বেষ্টাৰ জীৱানুসারৰ লগত একেলগে ব্যৱহাৰ কৰিলে বেছি ভাল ফল পোৱা যায়।

### প্ৰয়োগ পদ্ধতি:

(ক) বীজ শোধন: ২০০ গ্ৰাম জীৱানুসার (ৰাইজোবিয়াম অথবা এজস্পাইৰিলাম অথবা এজট'বেষ্টাৰ) আৰু ২০০ গ্ৰাম পি.এচ.বি./ফছফ'তিকা ৩০০-৪০০ মিলিলিটাৰ পানীত গুলি মিশ্ৰণ প্ৰস্তুত কৰি লব লাগে। এই মিশ্ৰণত ১০ কি:গ্রা: বীজ হাতেৰে ভালভাবে মিহলাব লাগে যাতে প্ৰত্যেকটো বীজৰ ওপৰত কলা প্ৰলেপ লাগে। তাৰপিছত ছাঁত শুকুৱাই বীজ সিঁচিব লাগে।

(খ) শিপা শোধন: পৰ্যাপ্ত পৰিমাণৰ পানীত ২.৫ কি:গ্রা: এজট'বেষ্টাৰ আৰু ২.৫ কি:গ্রা: পি. এচ. বি./ফছফ'তিকাৰ মিশ্ৰণ তৈয়াৰ কৰি ১ হেষ্টেৰ (৭.৫ বিঘা) মাতিত ৰোপনৰ বাবে প্ৰয়োজনীয় পুলিৰ শিপা ২০-৩০ মিনিট সময় ডুবাই ৰাখি ৰোপন কৰা দৰকাৰ। ধানৰ ক্ষেত্ৰত পথাৰৰ কোনো এক কোনত সৰু এটা গাত তৈয়াৰ কৰি ২-৩ ইঞ্চি পানী ৰখাৰ ব্যৱস্থা কৰিব লাগে। গাততোত ৫ কি:গ্রা: এজট'বেষ্টাৰ আৰু ৫ কি:গ্রা: পি. এচ বি/ফছফ'তিকাৰ মিশ্ৰণ প্ৰস্তুত কৰি ধানৰ শিপাৰোৰ ৬-৮ ঘন্টা ডুবাই ৰাখিব লাগে। তাৰপিছত কঠীয়াবিলাক তুলি মূল পথাৰত ৰোপন কৰিব লাগে।

(গ) মাতি শোধন: ১০ কিঃগ্রা: এজট'বেঞ্চার অথবা এজস্পাইরিলাম আৰু ১০ কিঃগ্রা: পি এচ  
বি/ফছফ'তিকা ২৫০ কিঃগ্রা: পচন সাৰৰ লগত মিহলাই এদিন ৰাতি ৰাখি থব লাগে। বীজ সিঁচাৰ বা পুলি  
ৰোপনৰ আগে আগে উক্ত মিশণ মাতিত ছতিয়াই ভালভাৱে মিহলাই দিব লাগে।

### শস্য অনুযায়ী জীৱানুসাৰ আৰু ইয়াৰ প্ৰয়োগৰ মাত্ৰা:

#### শস্য

- ১) মাহজাতীয় শস্য যেনে মণমাহ, মাতিমাহ,  
ৰহৰমাহ, মটৰমাহ, চিনাবাদাম, চয়াবীন  
ইত্যাদি
- ২) অন্য শস্য যেনে ঘেঁছ, গোমধান,  
সৰিয়হ, তিল, তিসি ইত্যাদি
- ৩) শাক-পাচলি যেনে বিলাহী, বেঙেনা, জলকীয়া,  
ফুলকবি, বন্ধাকবি ইত্যাদি আৰু অন্যান্য  
শস্য যাৰ পুলি ৰোপন কৰা হয়
- ৪) ৰোপন কৰা ধান
- ৫) আলু, আদা, হালধি, কুঁহিয়াৰ ইত্যাদি

#### জীৱানুসাৰ আৰু ইয়াৰ প্ৰয়োগৰ মাত্ৰা

ৰাইজোবিয়াম ২০০ গ্ৰাম + পি এচ বি  
/ফছফ'তিকা ২০০ গ্ৰাম, ১০ কিঃগ্রা:  
বীজৰ বাবে  
এজট'বেঞ্চার ২০০ গ্ৰাম + পি এচ বি  
/ফছফ'তিকা ২০০ গ্ৰাম, ১০ কিঃ গ্ৰা:  
বীজৰ বাবে

এজট'বেঞ্চার ২.৫ কেজি + পি এচ বি  
/ফছফ'তিকা ২.৫ কিঃ গ্ৰা: ১ হেষ্টেৰ  
মাতিৰ পুলিৰ শিপা শোধনৰ বাবে  
এজস্পাইরিলাম ৫ কিঃগ্রা: + পি এচ বি  
/ফছফ'তিকা ৫ কিঃ গ্ৰা: ১ হেষ্টেৰ মাতিৰ  
কঠিয়াৰ শিপা শোধনৰ বাবে  
এজস্পাইরিলাম অথবা এজট'বেঞ্চার  
১০ কিঃ গ্ৰা: + পি এচ বি /ফছফ'তিকা  
১০ কিঃ গ্ৰা:, ২৫০-৫০০ কিঃ গ্ৰা: পচন সাৰ,  
১ হেষ্টেৰ মাতিৰ বাবে

#### সাৱধানতা:

- ⦿ জীৱানুসাৰৰ পেকেট ঠাণ্ডা আৰু শুকান ঠাইত ৰখা উচিত।
- ⦿ জীৱানুসাৰৰ পেকেটে উল্লেখ কৰা অন্তিম তাৰিখৰ (Expiry date) পূৰ্বে ব্যৱহাৰ কৰিব লাগে।
- ⦿ ৰাইজোবিয়াম জীৱানুসাৰ পেকেটত উল্লেখিত নিৰ্দিষ্ট মাহজাতীয় শস্যৰ বাবেহে ব্যৱহাৰ কৰা  
উচিত।
- ⦿ জীৱানুসাৰ আৰু জীৱানুৰ মিশণ বা শোধিত বীজ ৰাসায়নিক সাৰৰ সৈতে মিহলোৱা উচিত নহয়।

#### বিভিন্ন জীৱানুসাৰৰ ক্ষমতা:

<u>জীৱানুসাৰ</u>	<u>নাইট্রজেন বা ফছফৰাচৰ অৱদান</u>	<u>% উৎপাদন বৃদ্ধি</u>
	<u>কিঃগ্রা: প্ৰতি হেষ্টেৰ</u>	<u>জীৱানুসাৰৰ বাবে</u>
ৰাইজোবিয়াম	৫০ – ৩০০	১০ – ৩৫
এজস্পাইরিলাম	২০ – ৩০	১০ – ২৫
এজট'বেঞ্চার	২০ – ২৫	১০ – ২০
পি এচ বি/ফছফ'তিকা	১০ – ১৫	১০ – ২৫